

# অনুবাদ সাহিত্য

‘মূল বচ্চেতাজন হ’ল নিজৰ চিন্তা আৰু শব্দৰ গৰাকী, সুষম নোহোৱালৈকে  
তেওঁ সিবোৰ ইচ্ছামতে ঘূৰাই পকাই সলাব পাৰে, কিন্তু বেচেৰা অনুবাদকৰ  
সেই সুবিধা নাই, চিন্তাত মনোনিৰেশ কৰি তেওঁ প্ৰকাশভঙ্গীত যি সংগীত  
আনিব পাৰে তাকে আনে আৰু সেইবাবে ই মূলৰ সমানে মধুৰ কেতিয়াও  
নহয়।’

-ড্রাইডেন

# অপ্রকাশ

মূল : দেৱকান্ত বৰুৱা  
অনুবাদ : আহসান হাবিব মোল্লা

আমাৰ জন্য মালা গাঁথিয়োনা, আমাৰ কথা শুন  
কাৰো জন্য মালা গাঁথিবেনা।  
অন্তৰেৱ অনন্ত কবিতা, ক্ষণস্থায়ী ফুলেৱ ভাষাতে  
বোঝানো যাবেনা  
কি কৱে কৱবে বলো এককণা শিশিৰ দিয়ে  
সাগৱেৱ বিস্তৃতি প্ৰমাণ?  
বিন্দুৰ গৌৰব তাতে হয়তো হতেও পাৰে  
মহাসিন্ধু তাৰ অপমান।  
আমি জানি তোমাৰ হাতেৱ মালা আদিতমা নারীৰ সে যে  
সংকেত প্ৰেমেৰ  
তোমাকে উদ্দেশ্য কৱে লেখা মোৰ কবিতাতে কান্দে অনুৱাগ  
আদি মানবেৰ।  
বিকেল আকুল কৱা শেফালীৰ মায়াময়  
হাসি গোলাপেৰ  
লুকিয়ে রয়েছে তাতে কত শৱতেৱ স্মৃতি, লুপ্ত শোভা  
কত বসন্তেৱ।  
উষাৱ আলোক দেখে বনেৱ পাখি তোলে ডালে ডালে  
সুৱেৱ লহৱ  
আজকেৱ পাখীৱ সুৱে জেগে উঠে কত স্মৃতি, কত দিন  
কত প্ৰভাতেৱ  
সৃষ্টিৰ প্ৰত্য৷৷ থেকে আজও রয়েছে দেখো সৌন্দৰ্যেৰ  
বিকাশ বিশাল  
অপ্রকাশ সৌন্দৰ্যেৰ সীমাহীন সমুদ্ৰেৱ স্মৃতি শুধু মাত্  
এক ফোটা জল  
কাণ পেতে শুন তুমি আমাৰ হৃদয়ে কাঁপে অনুভূতি  
সেই মাধুৱীৱ  
দুৰ্বল মানুষ মোৱা, কি কৱে প্ৰকাশ কৱব? পৱিহাম  
হায় নিয়তিৱ!  
অন্তৰ্হীন অনুভূতি- ক্ষণিক প্ৰকাশ, দুঃখ মানুষেৱ  
তাৰ প্ৰতিকাৱ?  
কোনো কথা নেই, মনকে সান্ত্বনা দিই, কবিতাৱ মালা গেঁথে  
তুমি ফুল-হাৱ।

## মালতী

মূল : লক্ষ্মীনাথ বেজবৰুৱা  
অনুবাদ : মৃদুলা দেৱী

পূবের রৌদ্রে চিকচিক করছে  
লুইত পারের বালি;  
আকাশে উরেছে তেমনি চিকচিকে  
শুভ্র বকের সারি।  
পারেতে কাশিয়ার ফুলের চিকিমিকি  
জলে স্ফটিকের রঙ  
মালতীৰ হাসিতে দাতের চিকিমিকি  
দেখলেই জুরায় মন।  
লৌহিত্য কুমারী নয় যে মালতী  
নয়ত ফুলের রাণি  
আকাশী আলোৰ প্রতিমা নয়ত  
নয় ও বীণের বাণী।  
গিরিরাজ দুহিতা সুন্দরী গৌরীৰ  
সাঁচে মোৰ মালতী নাই  
অনাধ্যাত কুসুমেৰ না ফোটা কুড়িতে  
মালতীকে পাওয়া যায়।  
ভাবেৰ প্রতিমা ভাবেতে বেড়েছে  
ভাবেৰ বেহানি করে  
বুকেৰ ভেতৱে স্নেহেৰ আঁচলে  
মালতীৰ স্নেহ ধৰে।  
সারটি জীবন দেখব মালতীকে  
রাখব বুকেৰ মাঝাৰে  
মালতীৰ হাসিতে হাসিব আমিও  
কাদব মালতীৰ ব্যাথাতে।  
আদৱেৰ মালতীৰ কোলে মাথা রেখে  
বুজব দুচোখেৰ পাতা  
নিষ্ঠুৰ জগত থেকে চিৱিদায় নেব  
ঘূচবে সকল ব্যাথা।

## আমি একটি ধূলোৱ কণা

মূল : চন্দ্ৰধৰ বৰুৱা  
অনুবাদ : ছাহেবা খাতুন

যেদিন আমি মৰবো সেদিন  
জগতেৰ কি ক্ষতি হবে?  
আমি আছি না নেই এই কথাটাই  
পৃথিবীৰ কতজন জানবে?  
আমি মৰলেও দিন গিয়ে রাত হবে  
ঠাদ সূৰ্য উঠবে;  
গাছে ফুটবে ফুল বাতাস বইবে  
নিজ কক্ষে নক্ষত্র ঘূৰবে।  
আজকেৰ মতোই নিত্য জগত চলবে  
নাই তাতে একটুও সংশয়,  
এই বিশ্ব সংসাৱেৰ কোনো নিয়মেৰ  
এতটুকু হবেনা লৱচৱ।  
আমি অবিহনে এই জগতেৰ  
কোনো কাজ পৱে রাইবেনা,  
কাজে ব্যস্ত এই বিশাল বিশ্ব  
আমি নেই জানতেও পারবেনা।  
অনন্ত বিশ্বেৰ এই অসংখ্য ধূলোৱ  
একটি মাত্ৰ ধূলোকণা আমি  
আমাৰ অবিহনে এই বিপুল সৃষ্টিৰ  
এতটুকু হবেনাকো ক্ষতি।

# কিমান যে ধূনীয়া বৰষুণ

মূল : Henry Wad Worth Longfellow

অনুবাদ : বিজু পাঠক

কিমান যে ধূনীয়া বৰষুণ !

ধূলি আৰু উত্তাপৰ পাছত,  
বহল আৰু অগ্নিবৎ বাস্তাত,  
সংকীর্ণ পথত  
কিমান যে ধূনীয়া বৰষুণ

ঘৰৰ মূধচত- চালত ইয়ে কেনেকৈ ঘটঘটায়  
যেন খুৰাৰ গধূৰ খোজহে !  
কেনেকৈ যে ই হো-হোৱাই আৰু ঠেলা-হেঁচা কৰি ওলাই আহে  
উপচি পৰে নলীৰ ডিঙিৰে  
খিৰিকীৰ কাঁচত পথালিকৈ  
ই ঢালে আৰু ঢালে  
আৰু খৰতকীয়া আৰু বিস্তৃত,  
এক বোকাময় জোৱাৰৰ সৈতে,  
নাওৰাৰ তলিত  
এখনি নৈৰ দৰে গজে  
বৰষুণ, স্বাগতম বৰষুণ !

সাৰাংশ : কবিৰ ভাষাত প্ৰায় প্ৰত্যেকেই এক বৃষ্টিমুখৰ দিন ভাল পায়। বৃষ্টিমুখৰ দিন এটা বৰ আকষণীয়, বিশেষকৈ যদিহে ই এক উত্তপ্ত দিন হয়। যেতিয়া বৰষুণৰ টোপালবোৰ ঘৰৰ চালত সবি পৰে, ই কৰা ঘট্ ঘট্ শব্দই প্ৰায় প্ৰত্যেককে সপোনময় কৰি তোলে। ই পৰিৱেশ পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ কৰি বায়ুক সতেজ কৰি তোলে। ই গছ- গছনিক জীৱন্ত কৰি তোলে আৰু প্ৰকৃতিক সজীৰ আৰু বছ বেছি ধূনীয়া কৰি তোলে। বৰষুণৰ পানী ঘৰৰ চালৰ পৰা সবি পৰাৰ পাছত এটা জুৰি বা সৰু নৈ এখনৰ দৰে বৈ গৈ থাকোঁতে মই তাত কাগজৰ নাওঁ উটুৱাও। বৰষুণত গান গাই নাচি বাগি গা-ধুই মই বৰ উপভোগ কৰো। ই মোৰ মন, হিয়া আৰু দেহ শাঁত পেলায়। সেই মুহূৰ্তত ময়েই পৃথিবীৰ আটাইতকৈ সুখী ব্যক্তি বুলি অনুভৱ কৰো। বৃষ্টি মুখৰ দিন এটাৰ একমাত্ৰ বেয়া বস্তুটো হ'ল এই যে গাঁৱলীয়া বাস্তা-ঘাটবোৰ বোকাময় কৰি তোলে।



## সৰু বাঘ, ডাঙৰ বাঘ

মূল : Lois Hamelton Fuller

অনুবাদ : জেচমিন ব্রাভা

এসময়ত এটা মাইকী বাঘ আৰু তাইৰ এটা সৰু পোৱালি আছিল। সিহতে এখন নদীৰ পাৰত ঘন জংঘলত বসবাস কৰিছিল। এন্দাৰ হোৱাৰ লগে লগে মাইকী বাঘটোৱে হৰিণ আৰু গাহৰী চিকাৰ কৰিবলৈ ওলাই আহিছিল। পোৱালিটো মাকৰ ওচৰে পাজৰে আছিল।

বান্দৰে তাইক ডাঙৰকৈ চিঞ্চিৰিছিল, “চোৱা এইটো বাঘ আহিছে।” চন্ত্ৰৰ হৰিণটোৱে চিঞ্চিৰিছিল, কাকাৰ হৰিণটোৱে চিঞ্চিৰিছিল আৰু তাৰ কিছু সময় পিছতেই সকলো পলাই গৈছিল। তাই তেতিয়া হাবিৰ মুৰ্গী, চৰাই আৰু নদীত ভেকুলী, মাছ চিকাৰৰ বাবে গৈছিল। কিন্তু তাই কোনো দিনেই চিকাৰ কৰিব পৰা নাছিল।

যেতিয়া চন্দ্ৰৰ পোহৰ উজ্জ্বল হৈছিল, মাইকী বাঘটোৱে শুই শুই ৰাতিপুৰাৰ বাবে অপেক্ষা কৰি আছিল। তাই তাইৰ নেজডাল লৱাইছিল আৰু পোৱালিটোৱে সেইডালকে বাবে বাবে আঘাত কৰিছিল।

যদি কেতিয়াবা বহু দূৰলৈ যাব লগা হৈছিল, মাইকী বাঘটোৱে তাক মৃদু, সৰু শব্দেৰে মাতিছিল। পোৱালিটো আহিছিল, কিন্তু পোৱালিটোৱে ৰাতি হাবিত মাকৰ লগত থাকিবলৈ ভাল নাপাইছিল।

এদিনাখন ৰাতি মাইকী বাঘটোৰ ভাগৰ লাগিছিল। বাঘৰ পোৱালিটোৱে পথাৰত জঁপিয়াই থকা এটা ভেকুলী দেখিছিল। বাঘৰ পোৱালিটোৱে ভেকুলীটোক আক্ৰমণ কৰিছিল; কিন্তু ভেকুলীটো জঁপিয়াই পলাই গৈছিল। সি খেদি গৈ ভেকুলীটো

ধৰিছিল আৰু মাকক দেখুৰাবলৈ উভতি আহিছিল কিন্তু মাকক দেখা পোৱা নাছিল তাৰ পৰিৱৰ্তে সি হাবিত তাৰ ওচৰতে মাকতকৈ ডাঙৰ এটা বাঘ দেখিছিল।

বাঘৰ পোৱালিটোক দেখি বাঘটোৰ সেউজীয়া চকু দুটা জিলিকি উঠিছিল। পোৱালিটোৰ খুব ভয় লাগিছিল। সি দৌৰিবও পৰা নাছিল, লুকাবও পৰা নাছিল। সি ভেকুলীটোক যাবলৈ দিছিল। বাঘটো পোৱালিটোৰ নিচেই ওচৰ চাপি আহিছিল।

কিন্তু মাইকী বাঘটোৰ এটা গোজৰে হাবিখন কঁপাই তুলিছিল। তাই অন্য বাঘটোৰ মুখামুখি হওঁতেই বাঘটো পলাই গৈছিল। মাইকী বাঘটোৱে ডাঙৰকৈ চিঞ্চিৰিছিল; অন্য জন্মৰোৰক তাই যে তাতে আছিল সেইটো জনাবলৈ। হাবিৰ সকলো জন্ম দূৰলৈ পলাই গৈছিল। বাঘৰ পোৱালিটোৱেও গুজৰিবলৈ ভাল পাইছিল, অন্য জন্মৰোৰক জনাবলৈ যে সি তাতে আছিল। কিন্তু হাবিত থকা অন্য জন্মৰোৰে ভয় খোৱা নাছিল আৰু সিহতৰ কোনোও পলাই যোৱা নাছিল।

কিন্তু এবছৰ পিছত বাঘৰ পোৱালি পূৰ্ণ বাঘ হ'ল। সি বহু মাইল অকলৈ চিকাৰৰ বাবে খোজ কাঢ়িছিল। যেতিয়া সি হাবিৰ জন্মৰোৰক সি তাতে থকা বুলি ক'ব বিচাৰিছিল, হাবিৰ অন্য সকলো জন্ম দূৰলৈ, বহু দূৰলৈ পলাই গৈছিল। সেই ডাঙৰ বাঘটো যি আগতে সৰু বাঘৰ পোৱালি আছিল, তাৰ নিজেই ইমান ডাঙৰ শব্দ শুনি, নিজে নিজেই হাঁহি উঠিছিল এটা ডাঙৰ বাঘে ইঁহাৰ নিচিনাকৈ।

● ● ●

## কাশ্মীরী আপেল

মূল : হিন্দী

অনুবাদ : আয়ুব হুছেইন

কালি সন্ধিয়া কিছুমান জরুরী বস্তু কিনিবলৈ বাহিরলৈ গৈছিলো। এখন দোকানত বহুত ধূনীয়া বঙুৰ আপেল দেখা পাইছিলো। আজিকালি শিক্ষিত সমাজত ভিটামিন আৰু প্রটিন শব্দ বিচৰাৰ প্ৰৱণতা বৃদ্ধি হৈছে। আগতে মানুহে বিলাহীক সমাদৰ কৰা নাছিল কিন্তু আজিকালি বিলাহী স্বাস্থ্যৰ বাবে আৱশ্যকীয় হৈ পৰিছে। গাজৰো প্ৰথম অৱস্থাত মাঠো গৰীৰ- দুখীয়াৰ পেট পূৰ্বাবলৈ ব্যৱহাৰ কৰা হৈছিল। ধনী লোকসকলে মাঠো ইয়াৰ হালোৱাহে খাইছিল। যেতিয়া গম পালে যে ইয়াৰ মাজত ভিটামিন আছে তেতিয়া গাজৰকো সমাদৰ কৰিবলৈ ধৰিলৈ, আৰু আপেলৰ বিষয়েতো ক'বই নালাগে। দৈনিক এটা আপেল খোৱা জনক ডাক্তৰৰ কোনো প্ৰয়োজন নহয়। ডাক্তৰৰ কথামতে আমি সোৱাদহীন বস্তু এটাও খাব পাৰো, আপেলতো সু-স্বাদু বস্তু। বৰ্তমান আপেল মাঠো যে সু-স্বাদুৱেই এনে নহয় ইয়াৰ মাজত যে বহুতো গুণ আছে সেই কথা প্ৰায় সকলোৱেই জ্ঞাত।

দোকানীজনৰ পৰা আধাকিলো আপেল কিনি আনিলো। আহোতে বাতি হৈছিল। বাতি কোনো ফল খোৱা পৰম্পৰা নাই। পুৱা হাত-মুখ ধুই পুৱাৰ আহাৰৰ বাবে যেতিয়া আপেল এটা উলিয়ালো দেখা পালো আপেলটো আধা পচা, ভাবিছিলো বাতি

নেদেখাকৈ দিছিল কিজানি, দিতীয়বাৰ আৰু এটা উলিয়ালো, সেইটোৰো আধা পচা। ভাবিছিলো দোকানীজনে মোক ঠগিলে। তৃতীয় আপেলটো উলিয়ালো সেইটো বেয়া হোৱা নাছিল। কিন্তু এটা ফুটা হৈছিল আৰু কাটি চোৱাত ভিতৰফালটো বেয়া ওলাইছিল। এটা আপেলো খাবলৈ নাপালো। ভাবিছিলো দোকানীজনে জানিবুজি মোৰ লগত এনেকুৱা কৰিছিল। এটা বেয়া ওলালে কথা নাছিল কিন্তু চাৰিওটাই বেয়া ওলাইছিল। এই বেইমানীত মোৰ হাতো নথকা নহয়। দোকানীজনৰ হাতত কুমাল বাখিৰ দিবই নালাগিছিল। তেওঁ ভাবিছিল যে বাতিতো দেখা নাপাৰ আৰু ঘৰৰ পৰাও ঘূৰাই ইমানদূৰ আনিব নোৱাৰিব। মানুহৰ যেতিয়া প্ৰয়োজন জৰুৰী হয় তেতিয়া বহুত মানুহে বেইমানী কৰে। পঢ়া-শুনা কৰা চাহাৰ আৰু কৰ্মচাৰী বৰ্তমান কোনেও কাকো বিশ্বাস নকৰে। সত্য ক'তো নাই। সঁচা প্ৰতিষ্ঠা কৰিব বিচৰা মানুহৰ দুগতিৰ সীমা নাই। ঘোঁকেৰা মানুহৰ সমাজত অভাৱ নাই।

পাপট বজাৰত এনেদৰে বেয়া আপেল বিক্ৰী কৰা হয়। মোৰ দৰে আপোনালোকেও কাশ্মীৰলৈ গৈ চকু বন্ধ কৰি আপেল নিকিনিব নহলে মোৰ দৰে কাশ্মীৰী আপেলেই ভাগ্যত পৰিব।

●●●

## সৰু যাদুকৰ

মূল : হিন্দী

অনুবাদ : ভায়োলিনা বায়

কণবিলৰ পথাৰত বিজুলীয়ে জকমকাই আছিল। হাঁহি আৰু আনন্দৰ ধৰনি শুনা গৈছিল। মই থিয় হৈ আছিলোঁ, সেই সৰু ফুহাৰ এটাৰ উপকৰণৰ কাষত য'ত এজন সৰু ল'ৰাই মনে মনে সুৰা পান কৰা মানুহবোৰক চাই আছিল। তাৰ ডিঙিত ফটা কুৰ্তাৰ ওপৰত এডাল বঙা বঙৰ সৃতাৰ বটী আছিল আৰু জেপত কিছুমান তাচপাত আছিল। তাৰ মুখখনত ফুটি উঠিছিল গভীৰ বিশাদ আৰু ধৈৰ্য। মই নিজেই নাজানো কিয় তাৰ প্ৰতি আকৰ্ষিত হ'লোঁ। তাৰ অভাৱতো পূৰ্ণতা আছিল। মই সুধিলো- “তুমি ইয়াত কি দেখিলা ?”

“মই সকলো দেখিলো। ইয়াত খাৰু দলিওৱা হয়। পুতলাত লক্ষ্য লগোৱা হয়। শৰেৰে নম্বৰ ভেদা হয়। মই পুতলাত লক্ষ্য লগোৱাটো ভাল যেন পালোঁ। যাদুকৰজন একেবাৰে অকৰ্মণ্য। তেওঁতকৈ মই ভাল তাচৰ খেল দেখুৱাৰ পাৰো- সি নিঃসংকোচে ক'লে। তাৰ কথাবোৰত কোনো দ্বিধা নাছিল।

মই সুধিলো- ‘আৰু সেই পৰ্দাত কি আছে? তুমি তালৈ গৈছিলা?’ নাই তালৈ মই যাব নোৱাৰোঁ। টিকট লাগে।’ মই ক'লোঁ- ‘তেন্তে ব'লা, তালৈ, মই তোমাক লৈ যাম।’ মই মনৰ ভিতৰতে ক'লো- ‘ভাই আজিৰ কাৰণে তুমিয়েই মোৰ মিত্ৰ।’ সিক'লে- ‘তালৈ গৈ কি কৰিব? ব'লক লক্ষ্য ভেদা যাওঁক।’

মই তাৰ লগত সহমত হৈ ক'লো- ‘তেন্তে ব'লা প্ৰথমতে চৰবত খাই লোৱা যাওঁক।’

মানুহৰ ভিৰ কাৰণে শীতৰ সন্ধ্যাটোও তাত গৰম হৈ আছিল। আমি দুয়ো চৰবত খাই লক্ষ্য লগাবলৈ গ'লো। ৰাস্তাত তাক সুধিলো-

‘তোমাৰ আৰু কোন আছে?’

‘মা আৰু দেউতা।’

‘তেওঁলোকে তোমাক ইয়াত আহিবলৈ বাধা দিয়া নাছিল?’

‘দেউতা জেলত আছে।’

‘কিয় ?’

‘দেশৰ কাৰণে।’- সি গৰ্বিত হৈ ক'লে।

‘আৰু তোমাৰ মা ?’

‘তেওঁৰ বেমাৰ।’

‘আৰু তুমি খেল চাই আছা ?’

তাৰ মুখত তিৰস্কাৰৰ হাঁহি ফুটি উঠিল। সি ক'লে- ‘খেল চাবলৈ নহয়, দেখুৱাবলৈ ওলাইছোঁ। কিছু পইছা লৈ যাম, তেতিয়াহে মাক পথ্য দিব পাৰিম। আপুনি মোক চৰবত নোখোৱাই মোৰ খেল চাই যদি মোক কিবা দিলেহেঁতেন, তেতিয়া মই আনন্দিত হলোঁহেঁতেন।

মই আচৰিত হৈ সেই তেৰ-চৌধ বছৰীয়া ল'ৰাজনলৈ চালো।

— “হয়, মই সঁচাকৈ কৈছো, ডাঙৰীয়া। মাৰ অসুখ সেয়ে মই নগলোঁ।”

‘ক'লৈ ?’

‘জেললৈ। কিছুমান মানুহে খেল-তামাচা চায়, গতিকে মই কিয় সেইবোৰ দেখুৱাই মাৰ ঔষধ পাতিৰ ব্যৱস্থা নকৰোঁ আৰু নিজিৰ পেট প্ৰৱৰ্তাই নলওঁ।’

মই দীঘলীয়াকৈ উশাহ ল'লো। চাৰিওফালে বিজুলীৰ চকৰী ঘূৰিব ধৰিছিল। মনত ব্যথাতা জন্মিল। মই তাক ক'লো- ‘আৰু, ভাল ব'লা লক্ষ্য ভেদিবলৈ যাওঁঁ।’

আমি দুয়ো সেই ঠাইত উপস্থিত হ'লো, য'ত পুতলাক বলেৰে পেলোৱা হয়। মই বাৰখন টিকট কিনি ল'ৰাজনক দিলো। সি পূৰ্ণ লক্ষ্যভেদক হৈ ওলাল। তাৰ এটাও বল খালী নগ'ল। দৰ্শকসকল আচৰিত হ'ল। সি বাৰটা পুতলা একত্ৰিত কৰিলে কিন্তু উঠাৰ কেনেকৈ? কিছুমান মোৰ ৰূমালত বাঞ্ছিলে আৰু কিছুমান জেপত ভৰালে। ল'ৰাজনে ক'লে- ‘ডাঙৰীয়া, আপোনাক তামাচা দেখুৱাম। বাহিৰলৈ আহক। মই যাওঁ।’ সি অৰ্জন হ'ল।

মই মনতে ভাবিলো- ‘ইমান সোনকালে মন সলনি হ'ল ?

মই আকো উভতি পাণদোকানলৈ আহিলো। পাণ খাই বছ

দেৰিলেকে ইফালে সিফালে ঘুৰি ফুৰিলোঁ। দুলনাৰ কাষত মানুহৰ  
অহা-যোৱা দেখা গ'ল। অকস্মাতে কোনোবাই ওপৰৰ পৰা  
মাতিলে—‘ডাঙৰীয়া’।

মই সুধিলো—‘কোন?’

‘মই সৰু যাদুকৰ’।

(২)

কলিকতাৰ ধূনীয়া বনস্পতিৰ বাগিচাত ৰঙা পদুম ফুলেৰে  
ভৰা সৰু পুখুৰীটোৰ কাষত ঘন গচ্ছ হাঁত নিজৰ বন্ধুৰ্গৰ সৈতে  
বহি মই জলপান খাই আছিলোঁ। কথা পাতি আছিলোঁ। সেই  
সময়তে সেই সৰু যাদুকৰক দেখা গ'ল। লগত ৰঙীণ খাদীৰ  
বেগ। চাফা ঠোঞ্জা আৰু হাত খৰা চোলা। কিন্তু মোৰ কৰ্মালখন  
সূতাৰ বচীৰে বন্ধা আছিল। আনন্দৰে খোজকাটি সি ক'বলৈ  
ধৰিলে-

‘ডাঙৰীয়া নমস্কাৰ। আজি যদি কয় খেল দেখুৱাম?

‘নালাগে, এতিয়া আমি জলপান কৰি আছোঁ।’

‘ইয়াৰ পিছত নাচ-গান হ'ব নেকি? ডাঙৰীয়া?’

‘নহয় ... তোমাক .... খঙ্গেৰে কিবা ক'বলৈ ওলাইছিলো,  
এনেতে শ্ৰীমতীয়ে ক'লৈ দেখুওৱা, তুমি আহি ভালেই কৰিলা।  
কিছু মনোৰঞ্জক হওঁক। মই মনে মনে থাকিলো কাৰণ শ্ৰী মতীৰ  
কথাত মাকৰ সেই মিঠা সুৰ আছিল, যাৰ সন্মুখত কোনো ল'বাক  
ৰখাৰ নোৱাৰি। সি খেল আৰম্ভ কৰিলে।

সেইদিনা কণবিলৰ সকলো পুতলাই তাৰ খেলত অভিনয়  
কৰিবলৈ ধৰিলে। ভালুকে মনাৰ ধৰিলে। মেকুৰীয়ে অভিমান  
কৰিবলৈ ধৰিলে। বান্দৰে নাচিব ধৰিলে।

গুড়িয়াৰ বিয়া হ'ল। গুড়ডা দৰাজন কণা ওলাল। ল'বাজনৰ  
কথাৰ চাতুৰ্যৰ দ্বাৰাই অভিনয় হ'বলৈ ধৰিলে। সকলোৰে হাঁহি  
হাঁহি যেন বাগৰি পৰিল।

মই ভাবিবলৈ ধৰিলোঁ ল'বাজনক আৰশ্যকতাই কিমান  
সোনকালে চতুৰ কৰি তুলিছে। এয়াই জীৱন।

তাচৰ পাতবোৰ সকলো ৰঙা হৈ পৰিল। তাৰ পিছত সকলো  
ক'লা হৈ গ'ল। ডিঙিৰ সূতা টুকুৰা টুকুৰ হৈ আকো লগ লাগি  
গ'ল। চকৰী নিজে নিজে নাচি আছিল। মই ক'লো—‘এতিয়া হৈ  
গ'ল। নিজৰ খেল সামৰি লোৱা। এতিয়া আমিও যাওঁ।’ শ্ৰীমতীয়ে  
তাক লাহেকৈ এটকা দিলে সি নাচি উঠিল। মই ক'লো—

‘ল'ৰা।’

‘সৰু যাদুকৰ বুলি কওঁক। এইটোৰে মোৰ নাম। ইয়াৰ পৰাই  
মোৰ জীৱিকা।’

মই কিবা ক'বলৈ লওঁতেই শ্ৰীমতীয়ে ক'লৈ—“বাক, তুমি  
এই পইচাৰে কি কৰিবা?”

“প্ৰথমতে পেট ভৰাই পকৰী খাম। তাৰ পিছত এখন সূতাৰ  
কম্বল কিনিম।”

মোৰ আকো খং উঠিল। মই নিজৰ ওপৰতে কুন্দ হৈ ভাৰি  
ধৰিলে—আহ! কিমান স্বার্থপৰ মই! মই সি এটকা পোৱাৰ বাবে  
হিংসা কৰিবলৈ ওলাইছিলো।”

সি নমস্কাৰ কৰি আতৰি গ'ল। আমি লতাকুঞ্জ চাবলৈ  
ওলালো।

সেই সৰু চহৰখনত সন্ধ্যা নামিছিল। ডুবিব ধৰা সূৰ্যৰ অন্তিম  
কিৰণে গচ্ছ পাতৰ পৰা বিদায় লবলৈ ধৰিছিল। একেবাৰে শান্ত  
পৰিবেশ। আমি লাহে লাহে গাড়ীৰে হাওড়াৰ ফালে আহি  
আছিলো।

বাৰে বাৰে সৰু যাদুকৰলৈ মনত পৰি আছিল। সঁচাকৈয়ে  
সি এটা জুপুৰীৰ কাষত কম্বল কান্দত লৈ থিয় হৈ আছিল। মই  
গাড়ী বখাই সুধিলোঁ—“তুমি ইয়াত কেনেকৈ?”

“মোৰ মা ইয়াতে থাকে। এতিয়া তেওঁক চিকিৎসকসকলে  
উলিয়াই দিছে।” মই গাড়ীৰ পৰা নামি আছিলো। সেই  
জুপুৰীটোলৈ চালো; এজনী ৰঞ্চা মহিলা ফটা কাপোৰ গাত লৈ  
কঁপি আছিল। সৰু যাদুকৰে তেওঁ গাত কম্বলখন জাপি দি সাৰটি  
ধৰি ক'লৈ—‘মা!’ মোৰ চুকলো ওলাই আছিল।

(৩)

বহুদিনৰ ছুটি শেষ হৈ আহিছিল। অফিচিত উপস্থিত হোৱাৰ  
সময় কাষত চাপিলে। কলিকতাত মোৰ আমনি লাগিবলৈ ধৰিলে।  
তথাপিতো যাবৰ সময়ত উদ্যানখন চাবলৈ ইচ্ছা হ'ল। লগতে  
যদি যাদুকৰকো দেখিলোহেতেন .... তেন্তে .... মই সেইদিনা  
অকলে ওলাই আছিলো। সোনকালে উভতিবও লাগিব।

দহ বাজিছিল। মই দেখা পাইছিলো যে সেই নিৰ্মল ৰ'দত  
ৰাস্তাৰ কাষত এখন কাপোৰত সৰু যাদুকৰৰ মঞ্চসজ্জা সাজি  
থোৱা আছিল। গাড়ী বখাই নামি আছিলো। তাত মেকুৰীজনীয়ে  
মন মাৰি আছিল। ভালুকে মনাৰ চেষ্টা কৰিছিল। বিয়াৰ প্ৰস্তুতি  
চলি আছিল, এই সকলোৰে হোৱাৰ পিছতো যাদুকৰৰ কথাত  
আনন্দৰ ভাৰ নাছিল। যেতিয়া সি আনক হহৰাবলৈ চেষ্টা কৰিছিল,  
তেতিয়া নিজে কঁপি উঠিছিল। এনে লাগিছিল যেন তাৰ আঘাত  
কান্দি আছিল। মই আচৰিত হৈ চাই আছিলো। খেলা হৈ যোৱাৰ  
পিছত পইচা বুটলি সি ভিৰৰ মাজেৰে মোলৈ চালে। সি কেইটামান  
মুহূৰ্তৰ বাবে আনন্দিত হৈ উঠিল। মই তাৰ পিঠিত চপৰিয়াই

ক'লো- “আজি তোমার খেল নজমিল কিয় ?” ‘মায়ে কৈছে যে আজি সোনকালে ঘৰলৈ আহিবা । মোৰ সময় কাষ চাপি আহিছে।’- অবিচল ভাবত সি ক'লৈ ।

“তথাপিও তুমি খেল দেখুৱাবলৈ আহিলা ?” মই খঙেৰে ক'লো । মানুহৰ সুখ দুখৰ জোখ নিজৰ ধৰনেইতো হয় । তাৰ মুখত সেই পৰিচিত তিৰঙ্গাৰৰ ৰেখা ফুটি উঠিল । সি ক'লৈ- “কিয় নাহিম ?”

আৰু কিবা বেছিকে কোৱাৰ কাৰণে সি যেন অপমান অনুভৱ কৰিছিল ।

কিছু সময়ৰ ভিতৰতে মোৰ ভুলৰ অনুভৱ হ'ল । তাৰ মোনাখন গাড়ীত উঠাই তাক বশ্বাই লৈ মই ক'লো- “সোনকালে ব'লা ।” গাড়ী চালকে মই কোৱা অনুসৰি বাঞ্চাৰে যাবলৈ ধৰিলে ।

কিছু সময়ৰ পিছতেই সেই জুপুৰীটোৰ কাষ পালো । যাদুকৰে জুপুৰীটোত মা-মা বুলি কৈ সোমাল । ময়ো পিছতেই আছিলো কিন্তু স্ত্ৰীগৰাকীৰ মুখেৰে ‘বে.....’ ওলাই বৈ গ'ল । তেওঁৰ দুৰ্বল হাত উঠি বৈ গ'ল । যাদুকৰে তেওঁক ধৰি কান্দি আছিল, মই সুৰ হৈ পৰিলোঁ । সেই উজ্জ্বল ৰ'দত সমগ্ৰ পৃথিবী যেন যাদুৰ নিচিনাকে মোৰ চাৰিওফালে নৃত্য কৰিবলৈ ধৰিলে ।



## ধৰ্ম্যাজকৰ সম্পত্তি

মূল : Rudyard Kipling

অনুবাদ : জুপিতৰা দাস

এসময়ত ইৰাণ দেশৰ এখন গাঁৰত এজন ধৰ্ম্যাজক বাস কৰিছিল । তেওঁ বৰ দুখীয়া আৰু অশিক্ষিত আছিল । তেওঁ কেতিয়াও স্কুললৈ যোৱা নাছিল । কিন্তু যাজকজন বৰ জ্ঞানী আছিল আৰু তেওঁ মানুহৰ দুখ কষ্ট বুজি পাইছিল । তেওঁৰ জ্ঞান আৰু উপদেশে সাধাৰণ মানুহক সহায় কৰিছিল । তেওঁৰ বন্ধুসুলভ ব্যৱহাৰ আৰু জ্ঞানৰ বাবে তেওঁ বিখ্যাত হৈছিল । ইৰাণৰ বজাই তেওঁৰ বিষয়ে শুনিছিল আৰু তেওঁ মানুহজনক পৰীক্ষা কৰিবলৈ সিদ্ধান্ত লৈছিল । বজাই এজন যাজকৰ সাজ পিন্ধি তেওঁক লগ কৰিবলৈ গুহালৈ আহিছিল । যাজকজনে বজাক আদৰ জনাইছিল । তেওঁ বিবেচক ব্যক্তিৰ দৰে বজাৰ সৈতে কথা-বতৰা পাতিছিল আৰু তেওঁক খাদ্যৰে আপ্যায়িত কৰিছিল । বজাই তেওঁৰ আতিথ্যত গভীৰভাৱে প্ৰভাৱিত হৈছিল । বজা অতিকৈ বিশ্বিত আৰু আনন্দিত হৈছিল আৰু তেওঁ যাজকজনক এখন জিলাৰ শাসনকৰ্তা হিচাপে নিযুক্তি দিছিল ।

যাজকজনে ক্ষমতা আৰু মৰ্যাদা পাইছিল যদিও তেওঁ আগৰ

দৰেই সহজ সৰল হৈয়েই আছিল । মানুহবোৰে তেওঁক ভাল পাইছিল আৰু সন্মান কৰিছিল । আন জিলাৰ শাসনকৰ্তা সকলে তেওঁক দীৰ্ঘা কৰিছিল । সিহঁতে নতুন শাসনকৰ্তাজনৰ বিৰক্তে বজাক কথা লগাইছিল । সিহঁতে নতুন শাসনকৰ্তা জন অসাধু আৰু মনে মনে সংগ্ৰহ কৰা সম্পত্তি বাকচত লৈ ফুৰা বুলি কৈছিল । বজাই নতুন শাসনকৰ্তাজনক বাজপ্রাসাদলৈ মাতিছিল আৰু বাকচটো খুলিবলৈ নিৰ্দেশ দিছিল । দীৰ্ঘা পূৰ্ণ শাসনকৰ্তাবিলাকে বাকচৰ ভিতৰত এখন পুৰণি কম্বল দেখিবলৈ পাইছিল । তেওঁ সেই কম্বলখন কঢ়িয়াই লৈ ফুৰা সম্পর্কে বজাই তেওঁক সুধিছিল । জ্ঞানী যাজকজনে সেই কম্বলখন তেওঁৰ পুৰণি বন্ধু বুলি উত্তৰ দিছিল । কাৰণ যদি বজাই তেওঁক কামৰ পৰা আঁতৰ কৰে সেই কম্বলখনে তেওঁক সুৰক্ষা দিব বুলি তেওঁ কৈছিল । বজাই তেওঁৰ সততা দেখি অধিক আনন্দিত হৈছিল । সেই দিনাৰ পৰাই বজাই তেওঁক এখন বৃহৎ জিলাৰ শাসনকৰ্তা পাতিছিল ।



# এমুঠি সবিয়হ

মূল : হিন্দী

অনুবাদ : ছয়ানিকা পাটগিবী

বুদ্ধদেরে নিতো প্রাতঃস্নান কবি হাতত ভিক্ষা পাত্র লৈ  
নগৰৰ ফালে ওলাই যায়। এদিন ভিক্ষা কবি তপোবনলৈ উভতি  
আহোতে এজনী তিরোতাই কান্দি কাটি আউলি-বাউলি হৈ তেওঁ  
চৰণত পৰিলহি। তেওঁৰ কোলাত এটি মৃত সন্তান। দুখুনি তিরোতা  
জনীয়ে কান্দি-কান্দি ক'বলৈ ধৰিলৈ। - “প্ৰভু, মোৰ মাণিক  
ৰতনটিক জীয়াই দিয়ক। কালি ফুলনি বাগিচাত খেলি থাকোঁতে  
তাক সাপে খুটিলৈ। ক্ষন্তেক পিছতে সি শেঁতা পৰি গ'ল আৰু  
ঠেৰেঙা লাগিল। মই তাৰ বাবে ঔষধ বিচাৰি হাবাথুৰি খাই ফুৰিছে।  
এজনে ক'লে - পাহাৰৰ ওপৰত এজন পুণ্যৱান তপস্থী আছে।  
তেওঁৰ গাত হালধীয়া বস্ত্ৰ। সেইজনা ঝৰিয়ে তোমাৰ ল'ৰাক  
জীয়াই দিব পাৰিব। এই কথা শুনি মই উধাতু খাই আহিছে।  
তিরোতাজনীৰ কাকুতি-মিনতি শুনি বুদ্ধদেৱে ক'লে - ‘ভনী, মই  
তোমাৰ ল'ৰাক জীয়াই দিম। তুমি এমুঠি সবিয়হ আনি দিয়া।  
কিন্তু মনত বাখিবা, সবিয়হ মুঠি এনে এঘৰৰ পৰা আনিবা যি  
ঘৰত আজিলৈকে কোনো মানুহৰ মৃত্যু হোৱা নাই।’ বুদ্ধদেৱৰ  
কথা শুনি তিরোতাজনী আনন্দিত হ'ল আৰু সবিয়হ বিচাৰি  
আনিবলৈ ততাতৈয়াকৈ গুচি গ'ল।

পিচিনিনা তিরোতাজনী বুদ্ধদেৱৰ ওচৰলৈ আহিল। তেওঁ

নিৰ্বাক হৈ বুদ্ধদেৱক সেৱা জনালে।

‘তুমি সবিয়হ পালানে?’

বুদ্ধদেৱে পৰম স্নেহেৰে সুধিলৈ।

“প্ৰভু, মই বুকুত মৰা সন্তানটি লৈ ঘৰে ঘৰে সবিয়হ বিচাৰি  
ফুৰিলো। প্ৰত্যেক ঘৰতে একোটা কথাকে শুধিলো, তোমালোকৰ  
ঘৰত আজিলৈকে মানুহ মৰিছে নেকি? কিন্তু মানুহ নমৰা ঘৰ  
ক'তো নাপালো। সেই কাৰণে মোৰ সেই শেঁতা পৰা ঠৰঙা ল'ৰাটো  
কাৰৰ হাবিত পেলাই থৈ গুচি আহিলো। প্ৰভু! কওক, ক'ত মই  
সেই সবিয়হ মুঠি পাম, কেনেকৈ মোৰ ল'ৰাটো জীয়াব পাৰিম?  
তিরোতাজনীৰ কথা শুনি বুদ্ধদেৱে মৰমলগা কোমল মাতেৰে  
ক'লে - ‘ভনী, তুমি আজি বুজিব পাৰিছ যে এই বিশাল পৃথিৱীৰ  
সকলোৱেই তোমাৰ দৰে দুখ-বেদনাত কষ্ট পাব ধৰিছে। এই  
পৃথিৱীৰ মঞ্চত আমি সকলোৱেই ভাৰবীয়া, কেইদিনমানৰ বাবে  
এই পৃথিৱীলৈ আহিছে। নাটক শেষ হ'লেই আমি আমাৰ প্ৰকৃত  
ঘৰলৈ গুচি যাব লাগিব। জন্ম হ'লে মৃত্যু অনিবার্য। ময়ো মৃত্যুৰ  
গোপন বহস্য বিচাৰি ফুৰিছে।’ যোৱা ভনী, শোক নকৰিবা। মৃত  
ল'ৰাটিক সৎকাৰ কৰাগৈ।

● ● ●

## বেজবৰুৱাৰ জীৱনৰ দুখবোৰ (বিহঙ্গম দৃষ্টিপাত)

ড° আল্পনা সৰকাৰ ডেকা  
বিভাগীয় প্ৰধান, অসমীয়া বিভাগ

মোৰ ক'বলগীয়া :

(লক্ষ্মীনাথ বেজবৰুৱা মোৰ প্ৰিয় লেখক, প্ৰিয় সাহিত্যিক।  
কিয় প্ৰিয় মই নাজানো। হয়তো অসমীয়া সাহিত্য-সংস্কৃতি অধ্যয়ন  
কৰিবলৈ লওতেই বেজবৰুৱাই মোৰ অজানিতেই মোৰ মনত  
ঠাই লৈছিল। লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া অনাচত আমি  
বিশেষ সাহিত্যিক হিচাপে পটিবলগীয়া হৈছিলো। তেতিয়া কৃপাবৰ  
বৰবৰুৱা বুজাওতে আমাক বেজবৰুৱা বিশেষজ্ঞ ড°  
যোগেন্দ্ৰনাথায়ণ ভূঞ্গা ছাৰে কৈছিলঃ ‘বেজবৰুৱাৰ মনৰ দুখবোৰ  
হাঁহিৰ আঁৰণেৰে আঁৰ কৰি ৰাখিছিল।’ কথাশাৰ মোৰ মনত বৈ  
গৈছিল। তাৰো কেইবছৰমান পিছত হাৰাঘাট (কৃষ্ণাই) কলেজত  
চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ যাওতে মোৰ পাঠ্যবিষয়ত বেজবৰুৱা  
বিশেষ সাহিত্যিক থকা বুলি জানি সাক্ষাৎকাৰৰ বিষয় বিশেষজ্ঞ  
অধ্যাপক ক্ষীৰোদ খাখলাৰী ছাৰে এটা প্ৰশ্ন কৰিছিলঃ

“সমালোচকৰ মতে- ‘লক্ষ্মীনাথ বেজবৰুৱাই হাঁহিৰ  
ছলেৰে কান্দিছিলহে’ আপোনাৰ অভিমত কি ?”

সদ্য এম.এ পাছ কৰি আহা মই সেইদিনা কিমান ভালকৈ  
প্ৰশ্নটোৰ উত্তৰ দিছিলো আজি আৰু মনত নাই, কিন্তু সেই ঘটনাৰ  
পিছৰ পৰা আজি অতবছৰে মই বসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ  
মনৰ দুখবোৰ উহু বিচাৰি ফুৰিছো। তাৰেই ফল এই প্ৰবন্ধ।)

উনবিংশ শতিকাৰ অসমৰ সমাজ- জীৱনৰ নায়ক আছিল  
বেজবৰুৱা, বেজবৰুৱা আছিল শতিকাটোৰ শ্ৰেষ্ঠ অসমীয়া। তেওঁৰ  
হাতত প্ৰাণ পাই পত্ৰে-পুঞ্জে জাতিক্ষাৰ হৈ উঠিছিল অসমীয়া  
ভাষা-সাহিত্য। মৃতপ্ৰায় অসমীয়া সাহিত্যক মিছনেৰিসকলে দিলে  
শিশুৰ থুনুক-থানাক শুৱলা মাত, হেমচন্দ্ৰ- গুণভিৰামে দিলে  
কৈশোৰৰ লাবণ্য; বেজবৰুৱাৰ যাদুকৰী হাতৰ পৰশত ই আগবাঢ়ি  
গ'ল ঘোৱনৰ উদীপ্তি দিনবোৰলৈ।

অসমীয়া সাহিত্যৰ সকলো দিশতে বেজবৰুৱাৰ হাতৰ  
পৰশ পৰিছিল যদিও অসমীয়া সাহিত্যলৈ বেজবৰুৱাৰ আপুৰ্বগীয়া

অৱদান হ'ল তেওঁৰ কৃপাবৰী বচনাৰাজি। কৃপাবৰুপী বেজবৰুৱাৰ  
দৃষ্টিত এই পৃথিবীত মাথোঁ তিনিজন মানুহে হাঁহিৰ জানিছিল-  
প্ৰথম গৰাকী গ্ৰীচ দেশৰ, নাম : এৰিষ্টফেনিচ; দ্বিতীয় গৰাকী  
স্পেইনৰ, নাম : চাৰভেণ্টিচ; তৃতীয় গৰাকী বুলদেশৰ, নাম :  
জনাথন ছুইফ্ট। অৱশ্যে চতুৰ্থগৰাকী কৃপাবৰ বৰুৱা নিজে, তেওঁ  
অসমৰ। হাঁহিৰ নজনা অসমীয়া মানুহক বেজবৰুৱাই হঁহৰাব  
বিচাৰিলে তাৰ বাবে তেওঁ হাস্য-ব্যঙ্গ বচনাৰ সহায় ল'লে। তেওঁৰ  
মতে হাঁহিৰ নজনাটো এটা বেমাৰ। অসমীয়া জাতিৰ গাৰ পৰা  
এই বেমাৰ আঁতৰোৱাৰ বাবে বেজবৰুৱাই দিয়া নিদানত প্ৰধান  
আৰু প্ৰথম অপথ্য আছিল কাৰণ্য। এই যুক্তিৰেই তেওঁ বিশ্বকবি  
ৰবীন্দ্ৰ নাথ ঠাকুৰৰ গানবোৰ ‘বয়কট’ কবিব বিচাৰিছিল। কাৰণ  
কবিগুৰৰ ৯৯ টা গান কৰণ বসাঞ্চক। বেজবৰুৱাৰ বাবে ‘একো  
বসঃ হাস্য এব; হাস্যহে একমাত্ৰ বসঃ’ আনকি তেওঁ অ-সম  
বয়সীয়া বন্ধু যতীন্দ্ৰনাথ দুৱৰালৈকো লিখিছিলঃ ‘.....  
তোমালোকৰ ফালে বেজাৰৰ ভাও ইমান সস্তা কিয়? আমাৰ  
ফালে হ'লে বৰ মৰণ, -জুই-ছাই। .... কবিয়ে ব্ৰহ্মাৰ পৰা দান  
পাইছে, বাগৰি বাগৰি শোৱক। বৰবৰুৱাই সচিদানন্দৰ পৰা দান  
পাইছে, বাগৰি বাগৰি হাঁহক।’ বেজবৰুৱাই পত্ৰী, কল্যা, জোৱায়েক  
আৰু অইন বন্ধুলৈ লিখা চিঠিসমূহতো হাস্যৰস উবুৰিয়াই দিছে।  
এনেকুৰা এগৰাকী ব্যক্তিৰ জীৱনৰ দুখবোৰ দৰাচলতে ভাবি  
চাবলগীয়া। জীৱনৰ সিংহভাগ সময় বেজবৰুৱাই দুখৰ সৈতেই  
সহবাস কৰিছিল। জীৱনজোৰা দুখৰ বোজা বুকুত সাৰটি লৈ  
বেজবৰুৱাই আনক হহৰাবলৈ চেষ্টা কৰি গ'ল। সেইবাবেই ক'বলৈ  
মন যায় :

‘জীৱনজোৰা দুখৰ বোজা  
নিজেই বুকুত ল'লা;  
জীৱনবেই হাঁহিথিনি  
বিলাই বিলাই দিলা।’

লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল এটা সন্তুষ্ট পৰিয়ালত সোণৰ চামুচ মুখত লৈ। তেওঁৰ পূৰ্বপুৰুষ কলিবৰ বৰুৱাই অসমলৈ আহি স্বৰ্গদেউ জয়ধৰ্জ সিংহৰ দিনতে পাণ্ডিত্য আৰু আযুৰ্বেদ শাস্ত্ৰজ্ঞানৰ বাবে আহোম স্বৰ্গদেৱৰ ‘Chief Medical Officer’ৰ পদ অৰ্থাৎ বেজবৰুৱা পদ লাভ কৰিছিল। অসমৰ শেষগৰাকী আহোমৰাজ স্বৰ্গদেউ পুৰন্দৰ সিংহৰ দিনত বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱাই সেই পদ অলঙ্কৃত কৰিছিল। তদুপৰি তেওঁৰ ওপৰত ফৌজদাৰী চিৰস্তাদাৰৰ দায়িত্ব আছিল। বি.এ পাছ কৰাৰ পাছত লক্ষ্মীনাথক দুবাৰো ইংৰাজ চৰকাৰে ই.এ. চি. পদ যাচিছিল। কিন্তু স্বাধীনচিত্তীয়া বেজবৰুৱাই সেই পদ অগ্রাহ্য কৰিছিল। বৰ, তেওঁ ‘বৰুৱা ফুকন ব্ৰাদাৰ্ছ’ কোম্পানীত কাঠৰ ব্যৱসায়ত হে যোগ দিয়ে। পৰৱৰ্তী সময়ত তেওঁ উনবিংশ শতিকাৰ অসমীয়া সদাগৰ ভোলানাথ বৰুৱাৰ সৈতে কাঠৰ ব্যৱসায়ত লাগে। কৰ্মসূত্ৰে তেওঁ উৰিষ্যাৰ সম্বলপূৰত তেওঁৰ জীৱনৰ সৰহভাগ সময় অতিবাহিত কৰিবলগীয়া হয়। অসম আৰু অসমীয়া প্ৰাণ বেজবৰুৱা বৈবাহিক সূত্ৰে আৱদ্ধ হৈছিল পশ্চিমবংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ লগত। সেই সময়ত ঠাকুৰ পৰিয়ালৰ অন্যতম কৃতি সন্তান বৰীস্ত নাথ ঠাকুৰৰ প্ৰতিভা মধ্য গগণৰ উজ্জ্বল সূৰ্যৰ দৰে দীপ্ত। সেই বিশ্বকৰি বৰি ঠাকুৰৰ ভতিজা জীয়ৰী প্ৰজ্ঞাসুন্দৰী দেৱীয়েই আছিল বেজবৰুৱাৰ সহধৰ্মিণী। এনেহেন এটা উচ্চ অভিজাত পৰিয়ালত জন্মগ্ৰহণ কৰা আৰু সুসংস্কৃত পৰিৱেশত বাস কৰা বেজবৰুৱাৰ জীৱনৰ দুখবোৰ প্ৰকৃতাৰ্থত অনুধাৰণ কৰিবলগীয়া। তেওঁৰ জীৱনৰ দুখবোধত সিঙ্গ হৈ কেইবাটাও মনোগ্রাহী কৰিতাই জন্ম লাভ কৰিছে। ঠিক যেন :-

‘জীৱন মন্ত্ৰ বিষ  
নিজে কৰি পান,  
অমৃত যা উঠেছিলো  
কৰে গেলে দান।’

লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনব্যাপি থকা দুখখিনিক কেইবাটাও স্তৰত ভাগ কৰিব পৰা যায়। আমি তাৰেই আলোচনা কৰিম।

বেজবৰুৱাৰ জীৱনৰ প্ৰথম আৰু প্ৰধান দুখ আছিল তেওঁৰ মাতৃভূমিৰ পৰা আঁতৰত থাকিবলগীয়া হোৱা ঘটনা। উনবিংশ শতিকাৰ বিশেষজ্ঞ প্ৰসিদ্ধ গৱেষক ড° যোগেন্দ্ৰনাথায়ণ ভুঞ্জাৰ মতে- ‘প্ৰবাস আছিল বেজবৰুৱাৰ অখণ্ডনীয় ললাটলিপি।’ গতিকে মাতৃভূমিৰ পৰা আঁতৰত থকা বেজবৰুৱা মাতৃ ঠাণেশ্বৰী দেৱীৰ পৰাও আঁতৰত থাকিবলগীয়া হৈছিল। প্ৰসুৱা কালছোৱাত

তেওঁ কেইবাবমান মাঠোঁ মাতৃভূমি আৰু মাতৃমুখ দৰ্শন কৰিবলৈ সুবিধা পাইছিল। ইং ১৯১০ চনৰ অক্টোবৰ মাহৰ ১২ তাৰিখে গোলাঘাটত বেজবৰুৱাৰ মাতৃবিয়োগ ঘটে। সেই সময়ত হাওড়াত থকা বেজবৰুৱাই ১৩ অক্টোবৰতহে এই বতৰা পায়। ‘কদমকলি’ কাব্যগ্রন্থত ‘মাতৃশ্রাদ্ধ’ নামৰ কৰিতা এটি পোৱা যায়। সেই কৰিতাত বেজবৰুৱাই কৈছেঃ

বিশাল প্ৰকৃতি স্নেহ তিল তিল কৰি,  
গোটাই বচলে মাতৃ জনমদায়িনী।  
কৰণ বসত আৰ্দ্র হৃদয় তোমাৰ  
মুৰ্তিমতী সহিষ্ণুতা।

.....  
.....

কিছেৰে তৰ্পিম মাতঃ আজি শ্ৰাদ্ধদিনে  
নিঃকিন সন্তান মই? চকুলোৰে  
ধূৱাওঁ চৰণ আই আশীৰ্বাদ দিয়াঁ।’

আইমাতৃ আৰু মাতৃভূমিৰ পৰা আঁতৰত থকা ঘটনা বেজবৰুৱাৰ বাবে সমান বেদনাদায়ক আছিল। মাতৃভূমি তেওঁৰ বাবে- ‘মোৰ গংগা, গয়া, কাশী, প্ৰয়াগ। সেয়েই মোৰ মহাতীৰ্থ।’ মাতৃভূমিৰ প্ৰতি থকা গভীৰ অনুৰাগৰ বাবেই তেওঁ স্বদেশ প্ৰেমমূলক কেইবাটাও কৰিতা লিখাৰ উপৰিও বিখ্যাত বাঙালী কৰি দ্বিজেন্দ্ৰলাল ৰায়ৰ কৰিতা এটিৰ প্ৰেজডিও কৰিছিল :

‘এনে দেশ ক’তো নোপোৱা হোৱা তুমি  
হোৱা আমাৰ জন্মভূমি।’

বেজবৰুৱাৰ জীৱনৰ অন্যতম দুখ আছিল তেওঁ নিজৰ পত্নী আৰু সন্তানৰ মুখত নিজৰ আপুৰ্বগীয়া অসমীয়া মাতৃকথা শুনিব পৰা পাৰিবেশ নিজৰ ঘৰতো সৃষ্টি কৰিব নোৱৰাটো। তেওঁৰ ‘অসম প্ৰাণতাই অসমৰ সকলোকে উদুৰ্ধ কৰিলে, বঙ্গৰ সাংস্কৃতিক গ্ৰাসৰ পৰা অসমীয়া সংস্কৃতিক বক্ষা কৰিলে কিন্তু তেওঁ নিজৰ ঘৰখনক বঙালী হৈ থকাৰ পৰা বক্ষা কৰিব পৰা নাই।’ তেওঁ তেওঁৰ পত্নী আৰু সন্তানৰ সৈতে কথা পাতিছিল বাংলা ভাষাত, চিঠিপত্ৰৰ আদান-প্ৰদান হৈছিল বাংলা ভাষাত। ইং ২৩-৯- ১৯১৮ তাৰিখে তেওঁৰ অতি প্ৰিয় সুহৃদ যতীন্দ্ৰনাথ দুৱৰালৈ চিঠিত লিখিছিল :

‘মই ইয়াত অকলশৰীয়া। অসম আৰু অসমীয়াৰ প্ৰভাৱৰ পৰা আঁতৰ; গতিকে বুজিৰ পাৰিছা মোৰ Surroundings কি আৰু তাৰ প্ৰভাৱ মোৰ ওপৰত কেনে হ’ব পাৰে। .... তোমাৰ চিঠি আৰু ন ‘অসমীয়া’ কাকত, এই দুই বস্তুৱেহে মোক অসমৰ

কথালৈ মনত পেলাই টনকিয়াল কৰে।'

এই ধৰণৰ গভীৰ দুখ বুকুত সামৰি লৈয়ো বেজবৰুৱাই  
দীপ্তি অহংকাৰেৰে কৈছিল-

অ' মোৰ সুৰীয়া মাত  
অসমৰ সুৰদী মাত  
পৃথিবীৰ ক'তো  
বিচাৰি জনমটো  
নোপোৱা কৰিলেও পাত।

বেজবৰুৱাৰ জীৱনৰ তৃতীয় কিন্তু আটাইতকৈ গভীৰ দুখ  
আছিল তেওঁৰ প্ৰথমা কন্যা সুৰভিৰ মৃত্যু। ইং ১৮৯৫ চনৰ জুন  
মাহৰ ২৬ তাৰিখে সুৰভিৰ জন্ম হৈছিল। মাথোঁ পাঁচবছৰ পিছতেই  
১৯০০ চনৰ ডিচেম্বৰ মাহৰ ৪ তাৰিখে সুৰভিৰ মৃত্যু হয়। এই  
মৃত্যুৰে বেজবৰুৱা দম্পতীৰ হৃদয় চূৰ্ণ-বিচূৰ্ণ কৰি পেলায়। মোৰ  
জীৱন সৌৰৱণত বেজবৰুৱাই কৈছে— “জোড়াসাঁকোতে সেই  
সোণৰ প্ৰতিমাটি হেৰুৱালোঁ। জীৱনত প্ৰথমতে আমি এই দারুণ  
শোক পালোঁ।” সুৰভিৰ মৃত্যুৰ পাছত বেজবৰুৱাৰ কাপৰ পৰা  
কেইবাটাও শোক কৰিতা নিগৰি ওলাইছিল :

“সৰগৰ শোভা তই সুৰভি আইটি  
নিঃকিনৰ ধন;  
বিলালা সৌৰভ পিতৃ-মাতৃৰ হিয়াত  
আৰু বন্ধুজন।  
দুদিনতে সামাপিলি মৰতৰ লীলা  
সপোনৰ প্রায়;  
ভাঙ্গি নিলি এডোখৰ হৃদয় আমাৰ  
চিৰদিন হায়।”

ইং ১৯০৯ চনত বেজবৰুৱাৰ প্ৰথম গল্প সংকলন ‘সুৰভি’  
প্ৰকাশিত হয়। এই সংকলন এটি কৰিতাৰ পংক্তিৰে তেওঁ কন্যা  
সুৰভিৰ নামত উচ্চৰ্গা কৰিছে :

“দেৱলোকে তৰাকাপে পোহৰিছ তই  
প্ৰিয় দৰশন,  
অকণি হাতত ল উপহাৰ মোৰ,  
সুৰভি বৰ্তন।”

সুৰভিক হেৰুওৱাৰ দুখ মৃত্যুৰ সময়লৈকে বেজবৰুৱাই  
বুকুত কঢ়িয়াই লৈ ফুবিছিল। অইন যিকোনো দুখৰ ঘটনায়ো তেওঁক  
সুৰভিৰ মৃত্যুৰ কথাকে সৌৰৱাই দিছিল, সেয়েহে দুৰস্ত আশাবাদী  
বেজবৰুৱাৰ কাপৰ পৰা নিগৰি ওলাইছিল এক কাৰণ্যভৰা বিষাদ

গাঁথা :

‘সাঁজতে ফুলিল তগৰ ফুলপাহি  
সন্ধিয়াৰে বা’ পাই  
কোনেও নেদেখোতে কোনেও নুশঙ্গেতে  
সিও যে লেৰেলি যায়।’

ইং ১৯০০ চনতে মৃত্যু হোৱা সুৰভিৰ মৃত্যুৰ কাৰণ্যই  
তেওঁক ১৯২১ চনতো একেসমানেই যন্ত্ৰণাদৰ্থ কৰি ৰাখিছে।  
আনকি তেওঁৰ মৰমৰ ভাট্টো চৰাই এটাৰ মৃত্যু হোৱা ঘটনায়ো  
বেজবৰুৱাক সুৰভিৰ মৃত্যুৰ কথাকেই মনত পেলাই দিছে।  
বেজবৰুৱাৰ দিনলেখা আৰু তেওঁৰ পত্নী প্ৰজ্ঞাসন্দৰ্বলৈ বিভিন্ন  
সময়ত লিখা চিঠিয়ে এই কথাৰ সাক্ষ্য দাঙি ধৰিছে। এই কথা ইং  
১৯১৭ চনত তেওঁ তেওঁৰ প্ৰিয় যতীন্দ্ৰনাথ দুৱৰালৈকো এখন  
চিঠিত লিখিছে :

“ছোালিটি ধুনীয়া আছিল বুলি ক'লেই সম্পূৰ্ণকে কোৱা  
নহয়; কাৰণ সেইকালৰ সমসাময়িক ‘কবিসকল’ৰ যি ছোালিটিক  
দেখিছিল আৰু তাইৰ সৈতে কথা-বাৰ্তা পাতিছিল, তেওঁলোকে  
কৈছিল— “সেইটি ফুলৰ সৌৰভ, জোনৰ পোহৰ, মৃদু বতাহৰ  
গতি, শিৱসাগৰৰ বৰপুখুৰীতি বাতি জোনৰ পোহৰ পৰি চিক মিক  
কৰা সৰু সৰু টোৰ মালাৰ চাকি।” পাঁচবছৰ মূৰত এদিন ক'ৰবালৈ  
গুচি গ'ল। .... কিন্তু তাইক পাহৰণিৰ আৰম্ভ আমাৰ মনতহোৱাটোৰ  
গম আজিলৈকে হ'লৈ পোৱা নাই।”

— এয়া আছিল বেজবৰুৱাৰ জীৱনৰ গভীৰ দুখ। এই  
দুখৰ ওজন-আয়তন ইমানেই ব্যাপক আছিল যে ই হাস্যৰসিক  
বেজবৰুৱাৰ হৃদয়ৰ গভীৰতম প্ৰদেশত অন্তঃসলিলা ফল্লুৰ দৰে  
চিৰদিন প্ৰবাহিত হৈ থাকিল।

অৱশ্যে বেজবৰুৱাই নিজৰ জীৱনৰ তৃতীয় দুখ বুলি আখ্যা  
দিছে তেওঁৰ প্ৰিয় যদু দুৱৰাৰ মটৰ দুৰ্ঘটনাক। বনফুল কৰি  
যতীন্দ্ৰনাথ দুৱৰা বয়সত বেজবৰুৱাৰ পুত্ৰসম আছিল যদিও  
তেওঁলোক দুয়োগৰাকীৰ হৃদ্যতা আছিল অতুলনীয়, সম্পৰ্ক  
আছিল বন্ধুত্বপূৰ্ণ। ১৯৩০ চনৰ জুন মাহৰ ৩ তাৰিখে তেওঁ দুৱৰালৈ  
লিখিছিল :

বিশ্বাস কৰিলে কওঁ যে, মোৰ জীৱনত অতি বৰ শোকৰ  
ভিতৰত তোমাৰ নিমিত্তে পোৱাটো 3rd।

বেজবৰুৱাৰ জীৱনৰ চৰম আঘাত আছিল ভোলানাথ  
বৰুৱাৰ সৈতে হোৱা বিচ্ছেদ। ইং ১৯১১ চনৰ অক্টোবৰ মাহৰ ৪  
তাৰিখে বি.বৰুৱা এণ্ড কোম্পানীৰ লগত বেজবৰুৱাৰ সকলো

সম্পর্ক শেষ হয়। চৰকাৰী চাকৰি নকৰো বুলি থিবাং কৰি বেজবৰুৱাই ভোলানাথ বৰুৱাৰ সৈতে যুটীয়াভাৱে কাঠৰ ব্যৱসায় কৰে। দুয়ো যেন আছিল সাক্ষাৎ বাম-লক্ষ্মণ। ব্যৱসায় জীৱনৰ প্ৰথম পাঁচ বছৰমানলৈকে কলিকতাত তেওঁলোক 'নিতাই গৌৰ দুই ভায়ে' নিতো ট্ৰাম গাড়ীত বা পদৰেজে ফুৰিছিল। দুয়ো সকলো ঠাইলৈকে একেলগে গৈছিল। ১৯০৩ চনৰ শেষৰফালে বি.বৰুৱা আৰু বেজবৰুৱাৰ সম্পৰ্কৰ মাজত কলি প্ৰৱেশ কৰে। এই দুঃখটাই বেজবৰুৱাক দিয়া আঘাত বেজবৰুৱাৰ জীৱনৰ চতুৰ্থ অথচ দুৰ্বিসহ আঘাত। সুনীৰ্ধ ১৩ বছৰ কাল একেলগে থাকি ৩৮ নম্বৰ ডব্চন ৰোডৰ ঘৰটোৰ পৰা ভোলানাথে লক্ষ্মীনাথক সপৰিয়ালে উলিয়াই পঠিয়ালে। বেজবৰুৱাই নিজক আৱিষ্কাৰ কৰিলে কপৰ্দকহীন বিধ্বন্ত 'মৃত্য' এটাৰ ৰূপত- তেওঁ অনুভৱ কৰিছিল- "I was a fool all along.... I see, I am a ruined man now! with my wife & two babies, I am going to be left penniless..... oh the irony of fate!"

কিন্তু দুয়োগৰাকী ব্যক্তি আছিল মহান অসমীয়া। সেয়েহে তেওঁলোকৰ মাজৰ ব্যৱসায়িক সম্পৰ্ক নিঃশেষ হৈগৈলেও বন্ধুত্বৰ সম্পৰ্ক আছিল চিৰকলীয়া। গতিকে বেজবৰুৱাই নিজে ২৮-০৫-১৯২৩ তাৰিখে বি.বৰুৱাৰ অসুস্থতাৰ খবৰ ল'বলৈ যায়। তাৰ মাঠোঁ দুদিন পিছত মে' মাহৰ ৩০ তাৰিখে বি.বৰুৱাৰ মৃত্যু হয়। মৃত্যুৰ আগতে বি.বৰুৱাই বেজবৰুৱাৰ নামত ৫০০০ টকাৰ উইল কৰি হৈ যায়। বেজবৰুৱাই ০২-০৬-২৩ তাৰিখে পত্নী প্ৰজ্ঞাসুন্দৰীলৈ লিখিছে-‘আমাৰ একজন বন্ধু ও প্ৰধান সহায় আপদে-বিপদে সব সময়ে- চলে গেলেন। মন বড় খাৱাপ হয়ে গেছে।’- এয়া দুয়োগৰাকী উদাৰপ্রাণ অসমীয়াৰ মহত্বৰ হৃদয়ৰ চিনাকি।

বেজবৰুৱাৰ জীৱনৰ অন্য এক কঠিন আঘাত তেওঁৰ চতুৰ্থ তথা কনিষ্ঠা কন্যা দীপিকাৰ শ্ৰীষ্টধৰ্ম গ্ৰহণ। দীপিকাৰ শ্ৰীষ্টধৰ্ম গ্ৰহণ কৰাৰ সিদ্ধান্তৰ কথা জানি তেওঁ দীপিকালৈ এখন চিঠি লিখিছিল :

ডাক্তাৰ বেজবৰুৱা টাকা কড়িৰ অভাৱে শ্ৰীষ্টান হয়েছিলেন, ভালবাসাৰ অভাৱে নয়। তোমাৰ শ্ৰীষ্টান হৰাৰ ইচ্ছে হয়েছে টাকা কড়িৰ অভাৱে নয়। কিন্তু মনে পাতা ভালবাসাৰ অভাৱে। .... মিছে বিভীষিকাৰ কুয়াশাতে তোমাৰ মন আচম্ভ হয়ে আছে। ..... তুমি মৱিচিকাৰ পিছনে ঘুৱে বেড়াছ। ..... ঈশ্বৰেৰ নিকট প্ৰাৰ্থনা তোমাৰ অম ভাঙিয়ে দেন, যেন নিজেকে চেন এবং নিজেৰ লোককে চেন।

কিন্তু বেজবৰুৱাই কন্যাৰ ধৰ্মান্তৰ বোধ কৰিব পৰা নাছিল। ইং ১৯৩২ চনত দীপিকাই এঙ্গলিয়ান সম্প্ৰদায়ত যোগ দিয়ে আৰু ১৯৩৫ চনৰ জানুৱাৰি মাহত সন্ধ্যাসিনী হয়। ১৯৩৫ চনৰ ছেপ্টেম্বৰ মাহত দীপিকা বিলাতলৈ যায়। গতিকে অতি দুখ মনেৰে তেওঁ কন্যাৰ অনুৰোধত বাইবেলৰ কেইবাটাও স্নেত্ৰ বাংলা ভাষালৈ অনুবাদ কৰি দিছিল : উদাহৰণস্মৰণে-

‘তোমাৰি আজ্ঞায় কৱিছে নিবাস  
পৰিত্বাঞ্চা শুচিমান।

প্ৰতি হৃদয়েতে, হে যীশুশ্বীষ্ট !  
যেথা সুনিৰ্মল স্থান !’

\*\*\*\*\*

দিবা অবসান পূৰ্বে কৱি হে মিনতি,  
হে জগৎকৰ্ত্তা ! তুমি পৰম দয়াল!  
ৱৰক হইয়া রক্ষ মোদেৱ এখন,  
হে পৰম পিতা ! ওহে পৰম কৃপাল ! ইত্যাদি

ইং ১৪-০৬- ৩৭ তাৰিখে তেওঁ কন্যা দীপিকালৈ চিঠিত লিখিছিল “তুমি আস্তে আস্তে বিলাতেৰ অনেকেৰ ভাল জায়গা দেখছ ও ভাল ভাল experience gather কৱছ দেখে সুখী হলুম। কবে ফিরে আসবে (আমাদেৱ দেশে) বলতো।”

ইং ১৯৩৮ চনত দীপিকা বেজবৰুৱা ছিষ্টাৰ দীপিকা হৈ ডিৰগড় পায়হি ফেৰুৱাৰি মাহৰ ১ তাৰিখে। তেওঁ তিনিসপ্তাহ ডিৰগড়ত থাকে। ফেৰুৱাৰি মাহৰ ২১ তাৰিখে বেজবৰুৱাই জীয়েকক গাড়ীৰে লৈ গৈ তিনিচুকীয়াত ৰেলত তুলি দিয়া সময়ত মাঠোন কৈছিল : ‘যা নিয়েছ ছেড়ো না।’

- এয়া দীপিকালৈ পিতৃৰ শেষ আশীৰ্বাদ।

কাৰণ ১৯৩৮ চনৰ মাৰ্চ মাহৰ ২৬ তাৰিখে বেজবৰুৱাই জীৱন নাট সামৰে। তেওঁৰ অভিন্ন হৃদয় বন্ধু চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হয় ১৯৩৮ চনৰ মাৰ্চ মাহৰ ২ তাৰিখে। ১৫-০৩-৩৮ তাৰিখে জীয়েক অৰণালৈ বেজবৰুৱাই লিখিছিল- চন্দ্ৰকুমাৰ আগৰৱালাৰ চিৰকালৰ বাবে আঁতৰি গ'ল। ‘ভক্তিৰ জোলোঙ্গা এটি’ লৈ ‘মহাপ্ৰয়াণৰ যাত্ৰী’ হৈ অকলে পৰি ব'ল মাঠোন তেওঁহে। প্ৰিয় বন্ধুৰ মৃত্যুৰ শোক ২৪ দিন তেওঁ বহন কৰি গ'ল।

দেখা যায় বেজবৰুৱাৰ জীৱনৰ দুখ তেওঁৰ সমসাময়িক অইন অসমীয়াৰ জীৱনৰ দুখতকৈ অধিক আছিল। কিন্তু বেজবৰুৱাৰ ব্যক্তিত্ব আছিল স্বয়ংসম্পূৰ্ণ। সেয়ে তেওঁ নিজৰ দুখৰ বোজা অইনৰ মূৰত কাহানিও জাপি দিব বিচৰা নাছিল।

‘নিজৰ দুখৰ বোজা নিজে তুমি ব'বা,  
লোকৰ পিঠিত তাক কদাপি নিদিবা।’

ঃ

বেজবৰুৱাই তেওঁৰ ‘ৰেণুকা’ শীৰ্ষক কবিতালানিত উপদেশ  
মূলক যিথিনি কবিতা লিখিছে তাত তেওঁ জীৱনত ঘটা দুখ-যন্ত্ৰণাৰ  
সৈতে সহাবস্থান কৰাৰ কথাকেই ব্যক্ত হৈছে :

‘জহ-জাৰ বাৰিষাৰে মিলি-জুলি ব'বা  
নহ'লে তোমাৰ নাও বুৰিব জানিবা।’

বেজবৰুৱাৰ জীৱনত দুখ আছিল লানি নিছিগা। তথাপি  
তেওঁ অৱস্থা মানি ল'বলৈ চেষ্টা কৰিছিল। তিনিকুৰি চাৰিবছৰ  
বয়সতো তেওঁ গেজেপনি মৰা হাবিত কষ্ট কৰি কাম কৰিবলগীয়া  
হৈছে। তেওঁ জানে—“মোৰ এই বয়সত এনে কাম, এনে হাবিত  
ঠিক কাৰ্য নহয়।” সম্বলপুৰৰ হাবিত হাড়-কঁপোৱা জাৰৰ সৈতে  
তিনিকুৰি বচৰীয়া বেজবৰুৱাই ‘লড়াই’ কৰিবলৈ কঁকালত টঙ্গালি  
আটিবলগীয়া হৈছিল। তেওঁ জানিছিল—‘মোৰ পক্ষে বহি লেখা -  
পঢ়া কৰাটো বাঁৰী বামুণীৰ একাদশীৰ নিৰস্বু উপবাস।’

বহু সময়ত তেওঁ গভীৰ আৰ্থিক সংকটৰ মাজেৰেও কটাৰ  
লগীয়া হৈছিল।

১৩-০১-৩১ তাৰিখে সম্বলপুৰৰ পৰা জীয়েক অৰুণালৈ  
লিখিছিল :

‘এৰাৰ আমাৰ business একেবাৱেই খাৱাপ। ডিপোতে  
কাঠেৰ প্ৰকাণ্ড গাদা, অথচ বিক্ৰি নেই। খৰচে খৰচাণ্ড। ভাবছি  
তোমাৰ কাছে গিয়ে শুয়ে শুয়ে বাকী দিনকয়টা কাটিয়ে দেব।  
একমুঠো ভাত খেতে দিও- আৱ সব ছেড়ে দেব।’

পত্নী প্ৰজ্ঞাসুন্দৰীলৈকো লিখিছিল :

কাল জঙ্গলে গিয়েছিলুম, আবাৰ কালকে যাব। তাৱপৱ  
সেখানেই ৫/৬ দিন কৱে প্ৰতিসপ্তাহে থাকব। তুমি ভেব না,  
ঈশ্বৰ আছেন। তিনি যেমন চালান চলব। ..... এই জঙ্গলেৰ জল  
হাওয়া ভয়ানক খাৱাপ। ... এখানে থাকা dangerous. তুমি don't  
be anxious. ঈশ্বৰ রক্ষা কৱবেন।’

আকো যোগবনিবপৰা পত্নীলৈ লিখিছে-

‘কাল এসে যোগবনি পৌছলুম। রাস্তায় কষ্ট যে কত  
হয়েছিল, সেগুলো বলে তোমায় কষ্ট দিতে চাইনে। On the  
whole, ভালই এসেছি।’

সম্বলপুৰত থাকোতে সম্বলপুৰৰ গৰম সম্পর্কেও লিখিছে

সম্বলপুৱেৰ গৰম রে ভাই

সম্বলপুৱেৰ গৰম।

ভেজে পুড়ে যাচ্ছে মোদেৱ  
নাইক মনে ধৰম।

প্ৰত্যুষেতে সূৰ্য্য ওঠে  
আগুনে লাল গোলা।  
ফিন্কি দিয়ে গৰম ছোটায়  
সারা সকাল বেলা।’

এই গৰমত ঘামত তিতি, গাৰোপাহাৰৰ হাবিত কাম কৰি  
ভাগৰিও ভাগৰিব নিবিচৰা বেজবৰুৱাই সকলোবোৰ দুখ-কষ্ট  
থকাৰ পিছতো তেওঁৰ পত্নী-কন্যা সুহাদজনলৈ লিখা চিঠিত এষাৰ  
কথা লিখিবলৈ পাহৰা নাছিল- তবুও আমি ভাল আছি।’

ঠিক যেন কবিণৰ বৰীন্দ্ৰনাথ ঠাকুৰে কোৱাৰ দৰে-  
“দিবা যেন আলোহীনা  
এই দুটি কথা বিনা  
তুমি ভালো আছো কিনা  
আমি ভালো আছি।”

এয়ে যেন অসম আৰু অসমীয়াৰ প্ৰতি বসৰাজ লক্ষ্মীনাথ  
বেজবৰুৱাৰ অমৰ বাণী। তেওঁ সঁচাকৈয়ে আছিল এগৰাকী প্ৰকৃত  
যোদ্ধা, জাতীয় জীৱনৰ মহানায়ক। বেজবৰুৱাৰ বাবে :

‘দুঃখ আমাৰ ঘৱেৱ জিনিষ  
খাটি রতন তুইত চিনিস্  
প্ৰেম দিয়ে তুই তাৱে কিনিস্  
এ মোৰ অহংকাৰ।’

প্ৰসংগ পুঁথি :

পত্ৰলেখা -মহেশ্বৰ নেওগ (সম্পাদনা) অসম সাহিত্য  
সভা, ১৯৬৯ চন।

মোৰ জীৱন সৌৰৰণ- লক্ষ্মীনাথ বেজবৰুৱা, লয়াৰ্ছ বুক  
চৰ্টল। দ্বিতীয় লয়াৰ্ছ সংস্কৰণ ২০১০

বেজবৰুৱাৰ নাটক আৰু কবিতাৰ বাস্তুৰিকতা :  
যোগেন্দ্ৰনাথায়ণ ভুঝা, অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ,  
২০১৩

# আকাশত এটা অস্তগামী সূর্য

বাছেল আখতাৰ

বিকালীৰ আকাশত এটা অস্তগামী সূর্য  
 সূর্যৰ বিদায় যাবাত  
 বিকালীৰ আকাশৰ পশ্চিম দিশৰ পৰা  
 শাৰী পাতি আগবাঢ়িছে ধুমুহাৰ সংকেত  
 বিকালীৰ আকাশত অস্তগামী সূর্যটোৰ নাম  
 আল্পনা

বিকালীৰ চৰাইবোৰে তেখেতক মাতে বাইদেউ  
 বুলি !  
 আজি 'বাইদেউ' শব্দটোৰ সৌন্দৰ্য নাই  
 ফোচ্কা খাই পেলাই দিয়া  
 কাগজ খিলাৰ দুৰ্গন্ধি শব্দটোৰ গাত  
 ঘোৰ অৱণ্যৰ মাজত ক্ৰমে হেৰাই যোৱা  
 লুংলুঁড়ীয়া বাটৰ কৰণ ছাপ শব্দটোৰ  
 মুখত !

শ্ৰদ্ধেয়া সূর্য,  
 আপুনি জানেনে  
 সূর্যতকৈও আপুনি দুচাপ ওপৰত  
 সূর্যৰ চেলাউৰিত উদাৰতা  
 ভিৰ পাতিলেও  
 সূর্যই বুকুত পুহি বাখে অহংকাৰ  
 নখত বঙা নীলা নেইল পলিছ পিঞ্জি  
 কিমান বাতি কটালো উজাগৰে  
 আহিল জানো কাষলৈ সূর্য  
 এয়া সূর্যৰ অহংকাৰ নহয় জানো  
 আপোনাৰতো সেইটোও নাই।  
 আপুনি ভাগৰি নপৰে  
 অৱণ্যত হাল বাই বাই  
 মাজৰাতি সাৰ পাই  
 আপুনি উঠেনে সেমেকি  
 নাঙলৰ ভৰত  
 বাৰাণৰ চিমেন্টৰ খুটাটো  
 শুষ্ক বুলি জানিও

২০১৬-১৮ শিক্ষাবৰ্ষৰ শিক্ষার্থীসকলে বিদায় সভাৰ  
 দিনা পাঠ কৰা দুটা বিশেষ কবিতা  
 স্মৃতিখনি ধৰি বাখিবলৈ সম্বিষ্ট কৰা হ'ল।

সম্পাদক মণ্ডলী



প্রেরণা

কেনেকৈ মেবিয়াই থাকে  
 আকাশী লতার লগত  
 বাইদেউ,  
 কেইবাবাৰ নহয়  
 কেইবাদিন  
 পাতল ওঁঠ দুটাক কাবৌ কৰিছিলো  
 আপোনাৰ আগত ব্যক্ত কৰিবলৈ  
 প্ৰত্যুষৰত মোৰ ভৱিত ধৰি কৈছিল  
 “বুকুত মোৰ ক'ত সাহস  
 সূৰ্যৰ আগত কপিবলৈ  
 তুমি কলমকে অনুৰোধকৰা  
 কলমতো যন্ত্ৰ  
 যন্ত্ৰৰ হয়তো ভয় নাই  
 দেৱীৰ আগত নাচিবলৈ”  
 বাইদেউ,  
 আমি প্ৰত্যেকে মুখা পিঙ্কা  
 আমি ক্ৰমে সোমাই গৈছো নাটৰ গৰ্ডলৈ  
 এইযে স্বচ্ছ প্লাচৰ মাজেৰে দেখিছো  
 জাৰৰৰ দমত প্লাষ্টিক বিচৰা শিশুবোৰ  
 হেজাৰ প্ৰার্থনাৰ পিছতো  
 বাস্তৱে সিইতক পিঙ্কাই দিছে  
 ফুটপাতৰ পোচাক  
 মইতো বৰট নহওঁ  
 মোৰ পোচাক আৰু হৃদয়ৰ পাৰ্থক্য নাথাকিব  
 কেনেকৈ মই ফাঁকি দিও নিজক  
 মইতো নেতা নহও  
 মই জানো  
 প্ৰেম আৰু ভক্তি  
 পাত্ৰত তুলনা নহয়  
 আপোনাৰ চোত্ৰিছ বছৰীয়া সাধনাত  
 বিকালীত মোৰ প্ৰেম বেছি নহ'লেও  
 কম বুলি কেনেকৈ ক'ম।  
 চাৰিমাহ ঘোল্লদিন হ'ল  
 বয়সৰ দাগ পৰা আইৰ মুখখন দেখা  
 অ, আই  
 তোৰ বাক মনত পৰেনে  
 অহাৰ সময়ত যে কৈছিলি  
 বোপা কাশীৰৰ বৰফতো দেখিলি

মোৰ চুলিৰ অৰণ্যত  
 খুব শীঘ্ৰে চাৰ পাৰিবি মৰিশালী”  
 অ, আই  
 তই মৰিশালী দেখুৰাব বিচাৰিছ?  
 মৰিশালী মই দেখিলো  
 মৰিশালীতো বিকালী  
 আই ত্ৰি,  
 দ্বিতীয়বাৰ জনম দিয়া মোৰ আই  
 আজি মোৰ শিৰত বঙা ফিতা বান্ধি দিছে  
 ৰণক্ষেত্ৰ লৈ  
 মোৰ আইৰ লগত তেজৰ সম্পৰ্ক নাই  
 তথাপি ইমান শক্তি কিহৰ  
 ভৱিখন ধৰে খামুচি।  
 ইছ  
 বুকুখন চমকি উঠে  
 দিশবোৰ সৌৰৱি  
 দিশবোৰ যে দিশ নহয়  
 জাৰৰ দিনত বন্ধুৰ গেছ চুলাত  
 উতলা দিশবোৰ যে একোকাপ  
 গৰম চাহ  
 কেনেকৈ পাহৰো  
 পুৱা সাৰপাই দেখো  
 ঘড়ীটোৱে আঠবজাৰ চিৰি বগাইছে  
 কেৰাহী- চৰিয়াৰ গীত শুনি  
 ভাগৰুৱা ফৰিংটোৰ সতে  
 দহবাজি দহ মিনিটত কোঠাত সোমাইছিলো  
 বগা চচমাৰ তলত উৰিছে  
 দুটা চিটপথিলা  
 এজাক ফুলৰ সতে খেলি।  
 ক্লাচত থকাটো মোৰ কৰ্তব্য নহয় হেপাহো  
 মোৰ মনত পৰে  
 আপোনাৰ বেদৰ বাণীবোৰ  
 মনত পৰে মন্দিৰত বুদবুদ কৰা  
 আপোনাৰ শেঁতা ওঁঠ দুটা  
 মনত পৰে  
 আপোনাৰ এষাৰি মাতে  
 মোক হাতধৰি লৈ যোৱা  
 বাস্তৱৰ বঙা-নীলাৰ মাজেৰে

মনত পৰে

অভিজ্ঞতা, সপোন আৰু স্মৃতিয়ে  
মোক চুচুৰাই লৈ যোৱা  
মোৰ পেণ্ট আৰু কামিজ টানি খোলা  
মই ভয় আৰু লাজত বেঞ্চৰ তলত লুকাওঁ  
নাঙ্গঠ কায়াৰে সহপাঠীবোৰৰ আগত  
মোক টানি লৈ যায় বাস্তৱৰ  
দুৰ্গন্ধিবোৰৰ মাজেৰে  
মোৰ বমি ওলায়  
ধূলিবোৰে ডাঙৰ ডাঙৰ চকুৰে কয়  
খবৰদাৰ মোৰ গাত নেপেলাবা  
কথা কিন্তু বেয়া হব;  
তেতিয়া আকো চাদৰ এখন মেৰিয়াই  
আদৰি আনে বাইদেউ শ্ৰেণীকোঠালৈ  
বাইদেউ,  
আপোনাৰ বাক মনত আছেনে  
কলেজৰ প্ৰথমদিনৰ কথা  
মোৰ কান্দত আছিল  
মৰাপাটৰ এটা খালি বস্তা  
আজি মুকুতাৰে পূৰ্ণ বস্তাটো  
লোভক নিয়ন্ত্ৰণ কৰিব নোৱাৰি  
কেইটামান ৰচীৰে বাঞ্ছি  
ককালত আটি ললোঁ  
ইমান পোৱাৰ পিছতো বুকুৰ  
কোনোবা এটা কোণত এটা বিষ  
বাইদেউ  
আপুনি দেখিছিলনে  
বস্তাৰ লগত কাষলতিত যে  
লৈ আছিলো এটা সাঁচিপাতৰ বাকচ  
বাকচত ল'ব আহিছিলো দুটামাৰ চৰ  
আটে কেজিৰ এটা থাপ্পৰ  
আছে জানো মোৰ সেই ভাগ্য  
তাৰবাৰে যে দৰকাৰ সাধনাৰ  
আছে জানো মোৰ কৰ্মত  
সেই মহান পুণ্য?

## এটি পথিলাৰ স্মৃতি

বেজাবুল হক

(১)

আজি যেন অনুভৱ হৈ আছে  
কেটলিৰ পানী শেষ হোৱাৰ  
হয়তো তাৰ হাতে নাপাৰ  
ফুলৰ কাইটীয়া পৰশ  
কিন্তু পাৰিব জানো মালি  
বাগিছা অবিহনে থাকিব,  
তাই এতিয়া বাগিছাখন  
এৰিব বিচাৰে  
নেৰিবই বা কিয়  
কোনেও যে তাইৰ বুকুৰ আহাৰ  
দিব পৰা নাই  
পূৰ্বণ কৰিব পৰা নাই মনৰ আশা,  
কিন্তু তাই অকলশৰীয়া হৈ  
ফুলৰ সুগন্ধি অবিহনে  
থাকিব পাৰিবনে ?  
হয়তো পাৰিব  
আৰু নোৱাৰিলোও কোনো গতি নাই  
বাগিছাখনে যে এতিয়া আৰু  
তাইক আশ্রয় নিদিয়ে।

(২)

পথিলাটোৱে মৌসনা মাতেৰে  
কিমান গান শুনাইছিল  
মুঞ্ছ কৰিছিল বাগিছাৰ ভোমোৰাবোৰক  
বিণিকি বিণিকি বৰষুণ পৰিলোও  
কেতিয়াও তাইৰ ভাগৰ লগা নাছিল  
ভাগৰ লাগিলে

মুকলি পথাবত এপাক ঘূরিছিল  
এজাক মৌ-মাথিৰ গুণ-গুণনি শুনিবলৈ।

(৩)

পখিলাটোৱে (আমাক) সদায় শিকাব বিচাবিছিল  
ঘাঁহ বনেৰে আগুৰি ধৰা পথাবত  
কেনেকৈ হাল চলাব লাগে  
গুটি সিচিব লাগে কেনেকৈ  
তেতিয়া অনুভৱ হোৱা নাছিল  
এতিয়া মনত সদায় অহাযোৱা কৰে  
গধুলিৰ বাৰান্দাত বহিলে  
আৰু বাতি টোপনি যাব বিচাৰিলে।

(৪)

এঙ্কাৰ বাতি কেনেকৈ ফুৰিব লাগে  
পখিলাটোৱে শিকাইছিল  
শিকাইছিল বালিচন্দা ঘাটত কেনেকৈ সাঁতুৰিব লাগে  
মোৰ মনত কেতিয়াবা  
দুখ লাগিলে  
পখিলাটোৰ কথা মনত পৰে  
মনত পৰে তাই কোৱা  
কবিতাৰ পংক্তি,  
অলংকাৰ লগোৱা সাধুকথা  
পদে পদে দাশনিক উক্তি

(৫)

পখিলাটোৰ লগত  
একেলগে বাগিছাখনত  
কিমান যে হাঁহি ধেমালি কৰিছিলো  
তাই কেতিয়াও দুখ পোৱা নাছিল,  
লগৰীয়াবোৰ (হ'ত) কেতিয়াবা নাথাকিলেও  
অকলে বাগিছাত বহি কিবাকিবি আওঁৰায়

আৰু ফুলৰ বস পান কৰে  
মিচিকি মিচিকি হাঁহিৰে  
মুঞ্খ কৰে মোৰ হিয়া  
আৰু প্ৰকৃতিৰ মানৱক।

(৬)

পখিলাটোৰ কেতিয়াবা খৎ উঠিলে  
পাহৰি যায় সন্মুখৰ বাট  
চিনি নাপায় পৃথিৰীৰ দিশ  
তথাপিও শেষ নহয় তাইৰ বিননি,  
মন যায় আৰু তাইৰ  
গুণগুণনি শুনিবলৈ  
কিন্তু সময় যে বহি নাথাকে  
পখিলাটোৰ দৰে মোৰো যে  
উভতি যাৰ সময় হ'ল  
থাকা তুমি পখিলা  
তোমাৰ দৰে  
মোৰো যে বাট চাপি আহিছে  
যোৱা এতিয়া তুমি তোমাৰ বাটে বাটে  
মইয়ো যাওঁ মোৰ বাটে বাটে  
কেতিয়াবা সময় হ'লে  
পুনৰ লগ পাম  
বাগিছাৰ সলনি  
কোনোবা বেষ্টুৰেণ্টত ....।

বিঃ দ্রঃ — মোৰ কবিতাত বিচৰণ কৰা পখিলাটো হ'ল-  
ড° আলপনা সৰকাৰ ডেকা। আলপনা সৰকাৰ কোন  
আপোনালোকে জানেনে?

..... সুঠাম শৰীৰ, কোকিলকঢ়ী মাত, সুস্থ মনেৰে মৰমৰ  
ৰং সানি মোৰ জীৱনলৈ এক নতুন পোহৰেৰে বাট দেখুৱাই দিয়া  
ব্যক্তিগৰাকীয়েই হ'ল ড° আলপনা সৰকাৰ।